

**মুক্ত শিক্ষিক সমল
বিষয় : বিজ্ঞান
শ্রেণী : অষ্টম
অধ্যায় : ১১**

ঘাটি শিকন ফলাফল : বল আৰু চাপ

ঘাটি শিকন ফলাফলৰ উপক্ষেত্রসমূহ :

- (ক) টনা বা ঠেলাই হৈছে বল।
- (খ) বল এক পাৰম্পৰিক ক্ৰিয়া। বল লগ লগাব পাৰি আৰু প্ৰশামিত কৰিব পাৰি।
- (গ) বলৰ সৈতে দিশো জড়িত হয়। বলে গতি অৱস্থাৰ সলনি কৰিব পাৰে।
- (ঘ) বলে বস্তু এটাৰ আকৃতি সলনি কৰিব পাৰে।
- (ঙ) পেশীয় বল আৰু ঘৰ্যণ বলক স্পৰ্শ বল বুলি কোৱা হয়।
- (চ) অস্পৰ্শ বল : চুম্বকীয় বল, স্থিতি বৈদ্যুতিক বল আৰু মহাকর্ফণ বল।
- (ছ) কোনো পৃষ্ঠৰ একক ক্ষেত্ৰফলত ক্ৰিয়া কৰা বলক চাপ বোলা হয়।
- (জ) জুলীয়া আৰু গেছীয় পদার্থই ইয়াৰ পাত্ৰৰ বেৰত চাপ প্ৰয়োগ কৰে।
- (ঝ) আমাৰ চাৰিওকাষৰ বায়ুৰে প্ৰয়োগ কৰা চাপক বায়ুমণ্ডলীয় চাপ বোলে।

উক্ত শিকন ফলাফল জড়িত পাঠ্যপুথিৰ পাঠঃ অষ্টম শ্ৰেণীৰ ১১নং পাঠ।

(১) পাতনি : ৰাষ্ট্ৰীয় কাৰিকুলামৰ আধাৰ (NCF, 2005)ৰ পৰামৰ্শ অনুসৰি শিশুসকলে আহৰণ কৰা শিক্ষা দৈনন্দিন জীৱনত প্ৰয়োজন অনুসৰি প্ৰয়োগ কৰিব লাগে। মুখস্থ বিদ্যা পৰিহাৰ কৰিব লাগে আৰু ছাত্ৰ-ছাত্ৰীয়ে বিজ্ঞানৰ প্ৰক্ৰিয়া আৰু প্ৰাকৃতিক পৰিষ্টানাসমূহ ব্যাখ্যা কৰিবলৈ সক্ষম হোৱাৰ ওপৰত ৰাষ্ট্ৰীয় কাৰিকুলামে গুৰুত্ব প্ৰদান কৰিছে।

শিক্ষকসকলে শিশুসকলক শিকন, উদ্ভাৱনীমূলক ক্ৰিয়া-কলাপ কৰিবলৈ আৰু প্ৰশ্ন সুধিবৰ বাবে উৎসাহিত কৰিব লাগে। বিজ্ঞান বিষয়টো ছাত্ৰ-ছাত্ৰীক হাতে-কামে কৰি শিকিবলৈ উৎসাহিত কৰিব লাগে।

প্ৰাথমিক শিক্ষাৰ বৰ্তমানৰ সকলো পাঠ্যপুথি ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ আধাৰ, ২০০৫ৰ পৰামৰ্শ অনুযায়ী প্ৰস্তুত কৰা হৈছে। পাঠ্যপুথিসমূহত শিক্ষণ-শিকন প্ৰণালী ফলপ্ৰসূ কৰাৰ বাবে বিভিন্ন কাৰ্য বৰ্খা হৈছে, যাতে ছাত্ৰ-ছাত্ৰীৰ মুখস্থ বিদ্যাৰ পৰিৱৰ্তে শিকন কাৰ্যৰ জৰিয়তে জ্ঞান গঠন হয়। শিক্ষণ-শিকন প্ৰক্ৰিয়াৰ জৰিয়তে জ্ঞান গঠন কৰিবলৈ 5E আৰ্হিত প্ৰস্তুত কৰাৰ প্ৰয়াস কৰা হৈছে। গতিকে এই 5E আৰ্হিত প্ৰকৃত অৰ্থ তলত চমুকৈ উল্লেখ কৰা হ'ল।

- ১। Engage (জড়িতকৰণ) : ছাত্ৰ-ছাত্ৰীক প্ৰয়োজনীয় শিকন অৰ্হতা আয়ত্ন কৰাৰলৈ শিকন কাৰ্যত জড়িতকৰণ।
- ২। Explore (উদ্ঘাটন) : শিকন কাৰ্যৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক নিজস্ব চিন্তা শক্তিৰে উদ্ঘাটন কৰাৰ সুযোগ দিয়া।
- ৩। Explain (বৰ্ণনা বা ব্যাখ্যা) : শিক্ষণ-শিকন প্ৰক্ৰিয়াত প্ৰয়োজনীয় ব্যাখ্যা আগবঢ়োৱা।
- ৪। Elaborate (বিস্তৃতকৰণ) : শিকন বিস্তৃতকৰণ কৰাৰ বাবে অতিৰিক্ত অৰ্হতাভিত্তিক কাৰ্য কৰিবলৈ দিয়া।
- ৫। Evaluating (মূল্যায়ণ) : ছাত্ৰ-ছাত্ৰীয়ে কিমানখিনি শিকিলে তাক জানি প্ৰয়োজনীয় শিক্ষিক সহায় আগবঢ়াবলৈ প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে অবিৰতভাৱে মূল্যায়ণ কৰা।

(২) এই গোটটোর পৰা আমি কি কি শিকিব পাৰিম :

- (ক) ছাত্র-ছাত্রীক কিদৰে বল আৰু চাপৰ বিষয়ে জনাৰ প্ৰতি অভিবোচিত কৰিব পাৰি।
- (খ) ছাত্র-ছাত্রীক কি ধৰণৰ ক্ৰিয়া-কলাপ কৰিব দি বল আৰু চাপৰ ধাৰণা আৰু প্ৰকাৰৰ জ্ঞান আহৰণ কৰাব পাৰি।
- (গ) ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ আধাৰ, ২০০৫ৰ পৰামৰ্শ অনুসৰি কেনে ধৰণে শিক্ষন-শিকন প্ৰক্ৰিয়া আগবঢ়াব পাৰি।
- (ঘ) কায়ভিত্তিক পাঠদান প্ৰক্ৰিয়াত কেনেদৰে ছাত্র-ছাত্রীৰ সক্ৰিয় অংশগ্ৰহণ আৰু মনোযোগ আকৰ্ষণ কৰিব পাৰি।
- (ঙ) ছাত্র-ছাত্রীৰ শিকনৰ অবিবৃত মূল্যাংকন কৰি তেওঁলোকৰ শিকন ঘাটি নথকাকৈ আগবঢ়াই নিয়া প্ৰক্ৰিয়া সূচল কৰিব পাৰি।
- (চ) শিক্ষন-শিকন প্ৰক্ৰিয়া ছাত্র-ছাত্রীৰ কেনেদৰে সৃজনীমূলক, উদ্ভাৱনীমূলক আৰু যুক্তিপূৰ্ণ চিন্তাৰ বিকাশ ঘটাব পাৰি।
- (ছ) ক্ৰিয়া-কলাপবোৰত ছাত্র-ছাত্রীৰ সম্পূৰ্ণ অংশগ্ৰহণ নিশ্চিত কৰিবলৈ ক্ৰিয়া-কলাপবোৰ কিদৰে পৰিকল্পনা কৰিব পাৰি।
- (জ) বিষয়বস্তুটোৱ পৰিপ্ৰেক্ষিতত ছাত্র-ছাত্রীৰ কৌশল কিদৰে বিকাশ ঘটাব পাৰি।

(৩) ছাত্র-ছাত্রীৰ সৈতে গোটটোত থকা কৰিবলগীয়া শিক্ষন-শিকন প্ৰক্ৰিয়াৰ ৰূপৰেখা :

আমি পাঠটোত থকা ছাত্র-ছাত্রীৰ সৈতে কৰিবলগীয়া শিক্ষন-শিকন প্ৰক্ৰিয়াৰ ৰূপৰেখাটো বুজি লওঁ আহকচোন—

ক্ৰ. নং	ঘাটি শিকন ফলাফলৰ উপক্ষেত্ৰ	আৱশ্যকীয় শিকন সামগ্ৰী	পদ্ধতি / আদান-প্ৰদান		প্ৰাসংগিক প্ৰক্ষসমূহ	মূল্যায়ন
			শিক্ষকৰ কাৰ্য	ছাত্র-ছাত্রীৰ কাৰ্য		
১	টনা বা ঠেলাই হৈছে বল	দেৱনান্দ জীৱনত খেলা বিভিন্ন খেলসমূহৰ ছবি	১। অভিবোচনৰ কাৰ্য প্ৰদৰ্শন আৰু প্ৰশ্ন (ক) তোমালোকে খেলি ভাল পোৱানে ? (খ) কি কি খেল খেলা ? (গ) বল এটা দূৰলৈ মাৰি পঠিয়াবলৈ তোমালোকে কি কৰা ? ২। ৫E নীতিৰ আধাৰত কৰিবলগীয়া ক্ৰিয়া-কলাপৰ বাবে নিৰ্দেশনা। ৩। শিকনীয় বিষয়বস্তুৰ সংক্ষিপ্তকৰণ ৪। শিকন দৃঢ়ীকৰণৰ ক্ৰিয়া-কলাপ	ছাত্র-ছাত্রীৰ পৰ্যবেক্ষণ আৰু প্ৰশ্নাভৰ নিৰ্দেশনা অনুসৰি ছাত্র-ছাত্রীয়ে ক্ৰিয়া- কলাপ কৰিব শিক্ষকৰ সৈতে সহযোগ কৰিব নিৰ্দেশনা অনুসৰি ক্ৰিয়া-কলাপ কৰিব	১। কোনো হেতু নোহোৱাকৈ বস্তুৰ অৱস্থানৰ পৰিৱৰ্তন সন্তৰনে ? ২। বস্তু এঠাইৰ পৰা আন ঠাইলৈ নিবলৈ কিহৰ প্ৰয়োজন হয় ?	কাৰ্যটোৰ পৰা কি শিকিলা ?
২	বল এক পাৰম্পৰিক ক্ৰিয়া। বল লগ লগাব পাৰি আৰু প্ৰশমিত কৰিব পাৰি।	একমুখী বল প্ৰয়োগৰ এখন ছবি আৰু বিপৰীতমুখী বল প্ৰয়োগৰ এখন ছবি।	১। ৫E নীতিৰ আধাৰত কৰিবলগীয়া ক্ৰিয়া- কলাপৰ বাবে নিৰ্দেশনা। ২। শিকনীয় বিষয়বস্তুৰ সংক্ষিপ্তকৰণ।। ৩। শিকন দৃঢ়ীকৰণৰ ক্ৰিয়া- কলাপ।	ছাত্র-ছাত্রীয়ে নিৰ্দেশনা অনুসৰি ক্ৰিয়া-কলাপ কৰিব শিক্ষকৰ সৈতে সহযোগ কৰিব নিৰ্দেশনা অনুসৰি ক্ৰিয়া-কলাপ কৰিব	১। কোনো প্ৰসংগ অবিহনে বলৰ একক প্ৰকাশ সন্তৰনে ? ২। একে দিশত কোনো বস্তুৰ ওপৰত বলৰ পৰিমাণ বড়াই গৈ থাকিলে কি অনুভৱ হয় ? ৩। এটা বস্তুত দুই বিপৰীতমুখী বল প্ৰয়োগ কৰিলে বস্তুটোৰ অৱস্থাৰ পৰিৱৰ্তন ঘটিবনে ?	কাৰ্যটোৰ পৰা কি কি শিকিলা ?

ক্র. নং	ঘাটি শিকল ফলাফলের উপক্ষেত্র	আবশ্যকীয় শিকল সামগ্ৰী	পদ্ধতি / আদান-প্রদান		প্রাসংগিক প্রশ্নসমূহ	মূল্যায়ন
			শিক্ষকৰ কাৰ্য	ছাৎ-ছাত্ৰীৰ কাৰ্য		
৩	বলৰ সৈতে দিশো জড়িত হয়। বলে গতি অৱস্থাৰ সলনি কৰিব পাৰে।	মাৰ্বলগুটি, স্কেল আদি।	১। 5E নীতিৰ আধাৰত কৰাবলগীয়া ক্ৰিয়া-কলাপৰ বাবে নিৰ্দেশনা। ২। শিকনীয় বিষয়বস্তুৰ সংক্ষিপ্তকৰণ ৩। শিকল দৃষ্টীকৰণৰ ক্ৰিয়া-কলাপ।	ছাৎ-ছাত্ৰীয়ে নিৰ্দেশনা অনুসৰি ক্ৰিয়া-কলাপ কৰিব শিক্ষকৰ সৈতে সহযোগ কৰিব নিৰ্দেশনা অনুসৰি ক্ৰিয়া-কলাপ কৰিব	১। বল প্ৰয়োগ নকৰাকৈ বস্তুৰ দ্রুতিৰ পৰিৱৰ্তন সন্তোলনে ? ২। গতি লাভ কৰা বস্তুৰ কেৱল দ্রুতিবেই পৰিৱৰ্তন ঘটে নে আন পৰিৱৰ্তনো ঘটিব পাৰে ?	কাৰ্যটোৰ পৰা কি শিকিলা ?
৪	বলে বস্তু এটাৰ আকৃতি সলনি কৰিব পাৰে।	কেইটামান বেলুন, ৰাবাৰ বেন্দ, এলুমিনিয়ামৰ মিহি তাৰ, মাটিৰ চপৰা ইত্যাদি।	১। 5E নীতিৰ আধাৰত কৰাবলগীয়া ক্ৰিয়া-কলাপৰ বাবে নিৰ্দেশনা। ২। শিকনীয় বিষয়বস্তুৰ সংক্ষিপ্তকৰণ ॥ ৩। শিকল দৃষ্টীকৰণৰ ক্ৰিয়া-কলাপ।	ছাৎ-ছাত্ৰীয়ে নিৰ্দেশনা অনুসৰি ক্ৰিয়া-কলাপ কৰিব শিক্ষকৰ সৈতে সহযোগ কৰিব। নিৰ্দেশনা অনুসৰি ক্ৰিয়া-কলাপ কৰিব।	১। বস্তুৰ আকৃতি কিদৰে সলনি হয় ? ২। বায়ু ভৰাই লোৱা বেলুন এটা হাতেৰে হেঁকি দিলে কি পৰিৱৰ্তন দেখা পাৰা ?	কাৰ্যটোৰ পৰা কি কি শিকিলা ?
৫	গেশীয় বল আৰু ঘৰ্ষণ বলক স্পৰ্শ বল বুলি কোৱা হয়।	ঘৰ্ষণ বল আৰু গেশীয় বল সন্ধানিত বিভিন্ন ছবি।	১। 5E নীতিৰ আধাৰত কৰাবলগীয়া ক্ৰিয়া-কলাপৰ বাবে নিৰ্দেশনা। ২। শিকনীয় বিষয়বস্তুৰ সংক্ষিপ্তকৰণ ॥ ৩। শিকল দৃষ্টীকৰণৰ ক্ৰিয়া-কলাপ।	ছাৎ-ছাত্ৰীয়ে নিৰ্দেশনা অনুসৰি ক্ৰিয়া-কলাপ কৰিব শিক্ষকৰ সৈতে সহযোগ কৰিব। নিৰ্দেশনা অনুসৰি ক্ৰিয়া-কলাপ কৰিব।	১। হাতেৰে ভঙ্গ কাৰ্যত শাৰীৰিক বল প্ৰয়োগ হয়নে ? ২। শাৰীৰিক বল শাৰীৰৰ ক'ত উৎপন্ন হয় ? ৩। ঘঁহনি খোৱা কাৰ্যৰ বাবে একমুখী নে বিপৰীতমুখী ক্ৰিয়াৰ সৃষ্টি হয় ?	কাৰ্যটোৰ পৰা কি কি শিকিলা ?
৬	অস্পৰ্শ বল : চুম্বকীয় বল, স্থিতি বৈদ্যুতিক বল আৰু মহাকৰ্ষণ বল।	দণ্ডচুম্বক, গুলিসূতা, ফণী, কাগজৰ টুকুৰা, শিলগুটি ইত্যাদি।	১। 5E নীতিৰ আধাৰত কৰাবলগীয়া ক্ৰিয়া-কলাপৰ বাবে নিৰ্দেশনা। ২। শিকনীয় বিষয়বস্তুৰ সংক্ষিপ্তকৰণ ॥ ৩। শিকল দৃষ্টীকৰণৰ ক্ৰিয়া-কলাপ।	ছাৎ-ছাত্ৰীয়ে নিৰ্দেশনা অনুসৰি ক্ৰিয়া-কলাপ কৰিব শিক্ষকৰ সৈতে সহযোগ কৰিব। নিৰ্দেশনা অনুসৰি ক্ৰিয়া-কলাপ কৰিব।	১। চুম্বকে সৃষ্টি কৰা বলক কি বল বুলি কোৱা হয় ? ২। আধানযুক্ত বস্তুৰে কি বল প্ৰয়োগ কৰে ? ৩। ওপৰৰ পৰা এৰি দিয়া শিলগুটি এটাৰ গতিৰ বাবে কি বল দায়ী ?	কাৰ্যটোৰ পৰা কি কি শিকিলা ?

ক্র. নং	ঘাটি শিকন ফলাফলের উপক্ষেত্র	আরশ্যকীয় শিকন সামগ্ৰী	পদ্ধতি / আদান-প্রদান		প্রাসংগিক প্রশ্নসমূহ	মূল্যায়ন
			শিক্ষকৰ কাৰ্য	ছাত্ৰ-ছাত্ৰীৰ কাৰ্য		
৭	কোনো বস্তুৰ একক ক্ষেত্ৰফলত ক্ৰিয়া কৰা বলক চাপ ৰোলা হয়।	গজাল, শিলগুটি, কাঠৰ টুকুৰা, কটাৰী, শাক- পাঁচলি	১। 5E নীতিৰ আধাৰত কৰাবলগীয়া ক্ৰিয়াকলাপৰ বাবে নিৰ্দেশনা। ২। শিকনীয় বিষয়বস্তুৰ সংক্ষিপ্তকৰণ ৩। শিকন দৃঢ়ীকৰণৰ ক্ৰিয়া-কলাপ।	ছাত্ৰ-ছাত্ৰীয়ে নিৰ্দেশনা অনুসৰি ক্ৰিয়া-কলাপ কৰিব শিক্ষকৰ সৈতে সহযোগ কৰিব নিৰ্দেশনা অনুসৰি ক্ৰিয়া-কলাপ কৰিব	১। গজালৰ ভোটা মূৰটোতকৈ জোঙা মূৰটো সহজে কিয় এটুকুৰা কাঠত সুমুৰাব পাৰি? ২। কটাৰীৰ চোকা ফালটোৰে সহজে কোনো বস্তু কাটিব পাৰি কিয়?	কাৰ্যটোৰ পৰা কি শিকিলা?
৮	জুলীয়া আৰু গেছীয়া পদাথই ইয়াৰ পাত্ৰৰ বেৰত চাপ প্ৰয়োগ কৰে।	স্বচ্ছ কাচৰ নলী বা প্লাষ্টিকৰ টিউব, বেলুন বা বটল, প্লাষ্টিকৰ বটল।	১। 5E নীতিৰ আধাৰত কৰাবলগীয়া ক্ৰিয়া-কলাপৰ বাবে নিৰ্দেশনা। ২। শিকনীয় বিষয়বস্তুৰ সংক্ষিপ্তকৰণ।। ৩। শিকন দৃঢ়ীকৰণৰ ক্ৰিয়া-কলাপ।	ছাত্ৰ-ছাত্ৰীয়ে নিৰ্দেশনা অনুসৰি ক্ৰিয়া-কলাপ কৰিব শিক্ষকৰ সৈতে সহযোগ কৰিব। নিৰ্দেশনা অনুসৰি ক্ৰিয়া-কলাপ কৰিব।	১। বেছি পানী ভৰোৱা টিউবটোৰ ৰবৰচটা কিয় বেছিকে ফুলি উঠিল? ২। বটলত থকা ফুটা তিনিটাৰ কোনটো ফুটাৰ পৰা পানী আটাইতকৈ দূৰত পৰিচে আৰু কিয় পৰিচে?	কাৰ্যটোৰ পৰা কি কি শিকিলা?
৯	আমাৰ চাৰিওকামৰ বায়ুৰে প্ৰয়োগ কৰা চাপক বায়ুমণ্ডলীয় চাপ ৰোলে।	কেইটামান ড্ৰপাৰৰ ৰবৰৰ মূৰ, চিএগাহীৰ ড্ৰপাৰ কেইটামান, চিএগাহীৰ বটল।	১। 5E নীতিৰ আধাৰত কৰাবলগীয়া ক্ৰিয়া-কলাপৰ বাবে নিৰ্দেশনা। ২। শিকনীয় বিষয়বস্তুৰ সংক্ষিপ্তকৰণ।। ৩। শিকন দৃঢ়ীকৰণৰ ক্ৰিয়া-কলাপ।	ছাত্ৰ-ছাত্ৰীয়ে নিৰ্দেশনা অনুসৰি ক্ৰিয়া-কলাপ কৰিব শিক্ষকৰ সৈতে সহযোগ কৰিব। নিৰ্দেশনা অনুসৰি ক্ৰিয়া-কলাপ কৰিব।	১। কি কাৰণত ড্ৰপাৰৰ ভিতৰলৈ চিএগাহী সোমাই আহে? ২। বটলত থকা শীতল পানীয়-ষ্ট্ৰ পাইপ এডালেৰে সোহা মাৰিলে কিয় আমাৰ মুখৰ ভিতৰলৈ পানীয় যায়?	কাৰ্যটোৰ পৰা কি কি শিকিলা?

(৪) ছাত্র-ছাত্রীর সৈতে করিবলগীয়া শিক্ষণ-শিকন প্রক্রিয়া :

অভিবোচন : ছাত্র-ছাত্রীসকলক বলৰ ধাৰণা সম্পর্কে অভিবোচিত কৰিবলৈ শ্ৰেণীকোঠাৰ ভিতৰত তেওঁলোকৰ বল সম্পর্কে বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰিব পাৰি। তলত উল্লেখ কৰা প্ৰশ্নসমূহৰ জৰিয়তে প্রক্ৰিয়াটো আগবঢ়াই নিব পাৰি।

প্ৰশ্ন ১— তোমালোকৰ কাৰ বল বেছি বুলি ভাবা ? কিয় ভাবা ?

প্ৰশ্ন ২— পাঞ্জা খেলি পাইছানে ? কোন কোন পাঞ্জাত জিকিছা ?

প্ৰশ্ন ৩— শৰীৰত অস্তনিহিত বলেৰে কি কি কৰিব পাৰি ?

উপক্ষেত্ৰ : টনা বা ঠেলা কাৰ্যই হৈছে বল।

উপস্থাপন ১ :

কাৰ্য নং ১ :

সামগ্ৰী : ছাত্র-ছাত্রীসকলে খেলা বিভিন্ন খেলসমূহৰ ছবি।



পদ্ধতি : 5E নীতিৰ আধাৰত তলত উল্লেখ কৰা কাৰ্যটোৱ জৰিয়তে ছাত্র-ছাত্রীক উল্লেখিত উপক্ষেত্ৰৰ শিকন আহৰণ কৰাত সহায় কৰো আহক।

সকলো ছাত্র-ছাত্রীক জড়িত কৰি তেওঁলোকে খেলা বিভিন্ন খেলসমূহৰ এখন তালিকা প্ৰস্তুত কৰি কৃষণ ফলকত লিখিবলৈ কোৱা হ'ব। সম্ভাৱ্য তালিকাখনৰ খেলসমূহ হাতত থকা ছবিসমূহৰ সৈতে মিলাই ছাত্র-ছাত্রীসকলক সিপিঠিৰ অসম্পূৰ্ণ তালিকাখন পূৰ্ণ কৰিবলৈ কোৱা হ'ব।

ক্রমিক নং	খেলসমূহ	প্রয়োগ হোৱা শাব্দীৰিক কার্য
১	ফুটবল	ভবিষ্যে ঠেলা
২	ক্রিকেট	বেটেষ্যে ঠেলা
৩	চিলা উৰুওৱা	হাতেষ্যে টনা
৪	দৰা
৫	জোলনা
৬	বেডমিণ্টন
৭	কেবম
৮	ৰছীটনা

বাস্তৰ অভিজ্ঞতাৰ ভিত্তি উল্লেখিত খেলসমূহত ছাত্ৰ-ছাত্ৰীয়ে শাব্দীৰিক কার্য হিচাপে টনা বা ঠেলা কি কার্য কৰে দলীয় আলোচনাৰ জৰিয়তে সিদ্ধান্ত দিবলৈ ক'ব। এইদৰে উদ্ঘাটন হোৱা শুন্দৰ উন্নৰ ব্যক্তিগত টোকাবহীত লিখি ল'ব। ইয়াৰ বিস্তৃত ব্যাখ্যা আগবঢ়াই দৈনন্দিন জীৱনত কৰা কামসমূহত এই ব্যাখ্যাৰ সম্প্ৰসাৰণ কৰিব। শেষত ছাত্ৰ-ছাত্ৰীসকলে উদ্ঘাটন হোৱা কথাখনি আলোচনাৰ মাধ্যমত মূল্যায়ণ কৰিব আৰু শিক্ষকে সহায় কৰিব।

মূল কথা : কার্যটিৰ জৰিয়তে উপনীত হোৱা সিদ্ধান্ত তলত উল্লেখ কৰা প্ৰশ্নসমূহৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীলৈ আগবঢ়াই লৈ যাৰ পাৰো নেকি ভাৰি চাওঁ আহক।

প্ৰশ্ন :

- ১। কোনো হেতু নোহোৱাকৈ বস্তৰ অৱস্থানৰ পৰিৱৰ্তন সন্তৰনে?
- ২। বস্তৰ স্থানান্তৰ কৰিবলৈ তোমাক কিহৰ প্ৰয়োজন বুলি ভাবা?
- ৩। টনা বা ঠেলা জাতীয় কাৰ্য সম্পন্ন নহ'লে বস্তৰ ঠাই সলনি সন্তৰনে?
- ৪। কাৰ্যটোৰ পৰা কি শিকিলা কোৱাচোন?

এই প্ৰশ্নসমূহৰ জৰিয়তে সিদ্ধান্ত কৰিব পাৰি যে বস্তৰ অৱস্থানৰ সলনি হ'বলৈ টনা বা ঠেলা কাৰ্য সম্পন্ন কৰিব লাগিব যাক বল বুলি কোৱা হয়। বল প্ৰয়োগৰ ফলত বস্তৰে গতি লাভ কৰে।

শিকন দৃঢ়ীকৰণ :

ছাত্ৰ-ছাত্ৰীৰ শিকন দৃঢ়ীকৰণৰ বাবে দলগতভাৱে তলৰ প্ৰশ্নটিৰ উন্নৰ কৰিবলৈ দিয়া হ'ব।

প্ৰশ্ন :

দৈনন্দিন জীৱনত ব্যৱহাৰত দহটা টনা কাৰ্য আৰু দহটা ঠেলা কাৰ্য তালিকাভুক্ত কৰা, যাৰ সহায়ত কোনো বস্তৰ অৱস্থানৰ পৰিৱৰ্তন হয়।

ক্রমিক নং	টনা কার্য	ক্রমিক নং	ঠেলা কার্য

উপক্ষেত্র : বল এক পারম্পরিক ক্রিয়া। ইয়াক লগ লগাব পারি আৰু প্ৰশমিত কৰিব পাৰি।

উপস্থাপন- ২

কার্য - ২

সামগ্ৰী : একমুখী বল প্ৰয়োগৰ এখন ছবি আৰু বিপৰীতমুখী বল প্ৰয়োগৰ এখন ছবি।

পদ্ধতি : 5E নীতিৰ আধাৰত নিম্ন উল্লেখিত কাৰ্যৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক প্ৰক্ষেপিত উপক্ষেত্রৰ বিষয়ে
জনাবলৈ প্ৰয়াস কৰো আহক।

ছাত্ৰ-ছাত্ৰীসকলক প্ৰথমতে তেওঁলোকৰ শৰীৰত থকা বলৰ প্ৰদৰ্শন কৰিবলৈ শ্ৰেণীকোঠাৰ ভিতৰত
কি কৰিব পাৰে সোধা হ'ব। ছাত্ৰ-ছাত্ৰীসকলৰ উন্নৰসমূহ কৃষওফলকত লিপিবদ্ধ কৰা হ'ব। ছাত্ৰ-ছাত্ৰীসকলৰ
সন্তোষ্য উন্নৰ তলত দিয়া ধৰণে আশা কৰা হ'ব।

- ১। কোনোবাজনে লগৰ সমনীয়াক দাঙিৰ পাৰে।
- ২। কোনোবাজনে ডেঙ্গ-বেঞ্চ টানিব বা ঠেলিব পাৰে।
- ৩। কোনোবাজনে আন এজনক টানিব বা ঠেলিব পাৰে।
- ৪। কোনোবাজনে পাঞ্জা খেলিব পাৰে ইত্যাদি।

এইদৰে বলৰ প্ৰদৰ্শন কৰিবলগীয়া কামসমূহত আন কোনোবা ব্যক্তি অথবা বস্তুৰ
সৈতে হোৱা পারম্পৰিক ক্ৰিয়া সম্পৰ্কত দলীয় আলোচনা কৰিবলৈ উদগানি জনোৱা হ'ব। আলোচনাৰ
শেষত দলীয় সিদ্ধান্ত প্ৰহণ কৰিবলৈ কোৱা হ'ব। দলীয়ভাৱে উদ্ঘাটন হোৱা কথাখিনি বহুভাৱে ব্যাখ্যা কৰি
দেন্দিন জীৱনত ঘটি থকা ঘটনা-পৰিঘটনাসমূহত এই ব্যাখ্যা সম্প্ৰসাৰিত কৰিব।



কার্য নং ৩ :

একমুখী বল আৰু বিপৰীতমুখী বল প্ৰয়োগৰ ছবি দুখন ছাত্ৰ-ছাত্ৰীসকলক পৰ্যবেক্ষণ কৰিবলৈ দি ইয়াৰ ব্যৱহাৰিক প্ৰয়োগ কৰি চাৰলৈ আৰু ইয়াৰ জৰিয়তে উদ্ঘাটন হোৱা জ্ঞান সম্পর্কে সিদ্ধান্তলৈ আহিবলৈ উৎসাহিত কৰা হ'ব। ইয়াৰ ব্যাখ্যাৰ জৰিয়তে বিস্তৃত জ্ঞান লাভৰ বাবে অনুপ্রাণিত কৰা হ'ব। লক্ষ জ্ঞানৰ আলোচনাৰ জৰিয়তে মূল্যায়ণ কৰিব।

মূল কথা :

কার্যটোৰ জৰিয়তে লাভ কৰা সিদ্ধান্ত তলত উল্লেখ কৰা ধৰণে প্ৰশ্নোত্তৰ পদ্ধতিত আগবঢ়ালে কেনে হয় ভাৰি চাওঁ আহক।

প্ৰশ্ন :

- ১। কোনো প্ৰসংগ অবিহনে এককভাৱে বলৰ প্ৰকাশ সন্তোষনে?
- ২। এটা বস্তুত একে দিশত বলৰ পৰিমাণ বৃঢ়াই গৈ থাকিলে কেনে প্ৰভাৱ পৰিব?
- ৩। এটা বস্তুত দুটা বিপৰীতমুখী বল প্ৰয়োগ হ'লে বস্তুটোৰ অৱস্থানৰ পৰিৱৰ্তন ঘটিবনে?
- ৪। এটা বস্তুত ওপৰত দুটা সমান আৰু বিপৰীতমুখী বলৰ প্ৰয়োগ হ'লে বস্তুটোৰ অৱস্থানৰ কিবা সলনি হ'বনে?
- ৫। গোটেই কার্যটোৰ পৰা কি শিকিলা কোৱাচোন?

ছাত্ৰ-ছাত্ৰীৰ প্ৰশ্নোত্তৰৰ পৰা সিদ্ধান্ত কৰিব পাৰি যে বল পাৰম্পৰিক ক্ৰিয়াৰ ফল মাত্ৰ। প্ৰয়োগ কৰা বলৰ পৰিমাণ বৃঢ়াই গৈ থাকিলে বলৰ মাত্ৰ বৃদ্ধি হয়। অৰ্থাৎ বল লগ লগাব পাৰি। দুটা বিপৰীতমুখী বলৰ পৰিমাণ বল দুটাৰ মানৰ পাৰ্থক্য। সমান আৰু বিপৰীতমুখী বলৰ লক্ষমান সদায় শূন্য অৰ্থাৎ বল প্ৰমাণিত হয়।

শিকন দৃঢ়ীকৰণ :

লাভ কৰা জ্ঞানৰ দৃঢ়ীকৰণৰ বাবে ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা তলৰ প্ৰশ্নসমূহৰ সমাধান কৰাব পাৰি।

প্ৰশ্ন :

- ১। ঠেলা গাড়ী এখন ঠেলি লৈ যোৱাটোত কি পাৰম্পৰিক ক্ৰিয়া জড়িত হৈ আছে লিখা।
- ২। লক্ষবল বৃদ্ধি হোৱা মানে প্ৰয়োগ বল একমুখী হয়নে বিপৰীতমুখী হয়?
- ৩। লক্ষবল শূন্য হ'লে কোনো বলৰ প্ৰয়োগ নোহোৱাটোক বুজায় নেকি?

উপক্ষেত্র : বলৰ সৈতে দিশো জড়িত হয় আৰু ই গতি অৱস্থাৰ সলনি কৰিব পাৰে।

উপস্থাপন : ৩

কার্য নং : ৪

সামগ্ৰী : মাৰ্বলগুটি, স্কেল ইত্যাদি।

ପଦ୍ଧତି :

‘5 E’ নীতির আধাৰত ছাত্র-ছাত্রীসকলক এই উপক্ষেত্ৰৰ শিকন আহৰণ কৰিবৰ বাবে তলত উল্লেখ কৰা কাৰ্যৰ সহায় লওঁ আহক।

ছাত্র-ছাত্রীসকলক দলত ভাগ করি এটা দলক মার্বলগুটি হাতত লৈ শ্রেণীকোঠার মজিয়াৰ এমূৰৰ পৰা আন এটি মূৰলৈ অনুভূমিকভাৱে বেলেগ বেলেগ বল প্ৰয়োগ কৰি মাৰি পঠিয়াবলৈ কোৱা হ'ব। এটা দলক মজিয়াৰ আনটো মূৰত মার্বলকেইটাৰ গতিপথত বাধা দিব পৰাকৈ ক্ষেল পাতি থ'বলৈ কোৱা হ'ব। আন এটা দলক গোটেই প্ৰতিয়াটো পৰ্যৱেক্ষণ কৰি তলৰ তালিকাখন মনোযোগেৰে পূৰ্বাব কোৱা হ'ব।

ক্রমিক নং	প্রয়োগ বলৰ ভিন্নতা অনুসৰি—	মাৰ্বলৰ অৱস্থান (দ্রুতি)	মাৰ্বলৰ গতিৰ দিশ
১	কম বল প্রয়োগ কৰি মাৰ্বল পঠিওৱা মাৰ্বল	মাজবাটতে অৱস্থান কৰিব অৰ্থাৎ দ্রুতি শূন্য হ'ব।	বল প্রয়োগৰ দিশত গৈৰিখি যাব।
২	মধ্যমীয়া বল প্রয়োগ কৰি মাৰ্বল পঠিওৱা মাৰ্বল	স্কেলপাতত খুন্দিয়াই ৰখি যাব বিপৰীতমুখী বলৰ প্ৰভাৱত দ্রুতি শূন্যতে।	বল প্রয়োগৰ দিশত গতি কৰি বিপৰীতমুখী বাধা বলৰ বাবে ৰখি যাব।
৩	বেছি বল প্রয়োগ কৰি মাৰ্বল পঠিওৱা মাৰ্বল	স্কেলপাতত খুন্দিয়াই উভতি আহিব, অৰ্থাৎ দ্রুতি আৰু দিশ দুয়োটাৰে পৰিৱৰ্তন ঘটিব।	বল প্রয়োগৰ বিপৰীত দিশ।

ছাত্র-ছাত্রীসকলে এই কার্যটোর জৰিয়তে বল প্রয়োগৰ ভিন্নতাৰ ওপৰত নিৰ্ভৰ কৰি মাৰ্বলৰ অৱস্থান আৰু দিশ যে বেলেগ বেলেগ হ'ব সেই বিষয়ে অৱগত হ'ব। ইয়াৰ জৰিয়তে ছাত্র-ছাত্রীসকলে প্ৰয়োগ বল, বস্তুৰ দৃঢ়তি আৰু দিশৰ মাজত থকা সম্পৰ্ক উদ্ঘাটন কৰিব পাৰিব। উদ্ঘাটন হোৱা এই তথ্য বিস্তৃতভাৱে ব্যাখ্যা কৰি আন আন কাৰ্যসমূহলৈ সম্প্ৰসাৰণ কৰিব পাৰিব। শেষত আলোচনাৰ জৰিয়তে ইয়াৰ মূল্যায়ণ কৰিব।

ମୂଳ କଥା ୦

କାର୍ଯ୍ୟଟିବ ଜୀବିତରେ ଲାଭ କରିବା ସିଦ୍ଧାନ୍ତସମୂହ ନିମ୍ନ ଉପ୍ଲେଖିତ ପ୍ରକଳ୍ପରେ ଜୀବିତରେ ଛାତ୍ର-ଛାତ୍ରୀର ମାଜଲେ ଆଗବଢ଼ାଇଲେ ଯାବାର ପାରି ନେକି ଭାବି ଚାଞ୍ଚିବାରୁ ଆହୁକ ।

୩୦

- ১। বল প্রয়োগ নকরাকৈ বস্তুর দ্রুতির পরিবর্তন সন্তুষ্ট করে ?
 - ২। বল প্রয়োগ করিলে সকলো বস্তুর দ্রুতির পরিবর্তন ঘটেনে ?
 - ৩। গতি লাভ করা বস্তুর কেবল দ্রুতিরেই পরিবর্তন ঘটে নে আন পরিবর্তনে ঘটিব পাবে ?
 - ৪। কার্যটোর পৰা কি শিকিলা কোৱাচোন ?

এইদৰে ছাত্র-ছাত্রীৰ পৰা লাভ কৰা উত্তৰৰ পৰা সিদ্ধান্ত কৰিব পাৰি যে বল প্ৰয়োগ কৰি বস্তুৰ দ্রুতিৰ মান সলনি কৰাৰ লগতে দিশো সলনি কৰিব পাৰি। ইয়াক গতি অৱস্থাৰ সলনি হোৱা বুলি কোৱা হয়।

শিকন দৃঢ়ীকৰণ :

তলৰ প্ৰশ্নসমূহৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ শিকন দৃঢ়ীকৰণ কৰিব পাৰি।

প্ৰশ্ন :

- ১। ফুটবল খেলুৱৈ এগৰাকীয়ে খেলপথাৰত প্ৰতিপক্ষৰ বাধা নেওচি বল এটা ভৰিবে আগুৱাই লৈ যাওঁতে বলটোৰ কি কি পৰিৱৰ্তন হ'ব পাৰে দলত আলোচনা কৰা।
- ২। বেৰলৈ দলিয়াই দিয়া বল এটা উভতি অহা কাৰ্যত বলটোৰ দ্রুতি আৰু দিশৰ প্ৰভাৱ দলত বহি আলোচনা কৰা।
- ৩। বল প্ৰয়োগ কৰি দ্রুতি অথবা দিশৰ কোনো পৰিৱৰ্তন কৰিব নোৱাৰা এটা কাৰ্যৰ উদাহৰণ দিয়া।

উপক্ষেত্ৰ : বলে বস্তু এটাৰ আকৃতি সলনি কৰিব পাৰে।

উপস্থাপন :

কাৰ্য নং :

সামগ্ৰী : কেইটামান বেলুন, ৰাবাৰ বেন্দ, এলুমিনিয়ামৰ মিহি তাঁৰ, শুকান মাটিৰ চপৰা ইত্যাদি।

পদ্ধতি :

‘5 E’ নীতিৰ আধাৰত উল্লেখিত সামগ্ৰীসমূহৰ সহায়ত কাৰ্য সম্পন্ন কৰি নিৰ্দিষ্ট শিকন আহৰণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰো আহক।

ছাত্ৰ-ছাত্ৰীসকলক দলত ভাগ কৰি এটা দলক বেলুন, এটা দলক ৰাবাৰ বেন্দ, এটা দলক এলুমিনিয়ামৰ মিহি তাঁৰ আৰু এটা দলক মাটিৰ চপৰা ভগাই দিয়া হ'ব। পৰৱৰ্তী সময়ত দলসমূহক তেওঁলোকৰ ভাগত পৰা বস্তুবিধক যিকোনো উপায়েৰে তাৰ মূল আকৃতিৰ পৰিৱৰ্তন ঘটাবলৈ দি তালিকাখন পূৰণ কৰিবলৈ কোৱা হ'ব।

ক্ৰমিক নং	সামগ্ৰীৰ নাম	মূল আকৃতি	পৰিৱৰ্তিত আকৃতি	কেনেকৈ পৰিৱৰ্তন কৰিলে
১	বেলুন	চেপেটা	ফুলি গোলাকাৰ	মুখেৰে ফুৱাই
২	ৰাবাৰ বেন্দ	ঘূৰণীয়া	দীঘলীয়া	হাতেৰে টানি
৩	এলুমিনিয়ামৰ মিহি তাঁৰ	দীঘলীয়া	ঘূৰণীয়া	হাতেৰে মেৰিয়াই
৪	মাটি চপৰা	গোটা পদাৰ্থৰ ৰূপ	মিহি গুৰি পদাৰ্থৰ ৰূপ	হাতেৰে মোহাৰি

ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ দলত কৰা কাৰ্যসমূহৰ আলোচনা কৰি কি পৰিস্থিতিত বস্তুৰ আকৃতিৰ পৰিৱৰ্তন হ'ল সেই তথ্য উদ্ঘাটন কৰিব আৰু ইয়াৰ বিস্তৃত ব্যাখ্যা আগবঢ়াব। দৈনন্দিন জীৱনত ঘটি থকা বিভিন্ন ঘটনা-পৰিঘটনাবে এই ব্যাখ্যা সংযোজিত কৰিব। শেষ আলোচনাৰ জৰিয়তে মূল্যায়ন কৰিব।

মূল কথা :

ইতিমধ্যে সম্পন্ন করা কার্যটোর জরিয়তে উপনীত হোৱা সিদ্ধান্ত তলৰ প্ৰশ্নসমূহৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ মাজলৈ আগবঢ়াই নিব পাৰি নেকি চাওঁ আহক।

প্ৰশ্ন :

- ১। বস্তুৰ আকৃতি কিদৰে সলনি হয় ?
- ২। বায়ু ভৰাই লোৱা বেলুন এটা হাতেৰে হেঁচুকি দিলে কি পৰিৱৰ্তন দেখা পাৰা ?
- ৩। ৰুটি বনাবলৈ সাজু কৰা আটাৰ ঘিলাটোৱে কেনেকৈ ৰুটিৰ আকৃতি পায় ?
- ৪। কার্যটোৰ পৰা কি বুজিলা ?

এই প্ৰশ্নসমূহৰ উত্তৰৰ পৰা এটা সিদ্ধান্তত উপনীত হ'ব পাৰি যে বস্তুৰ আকৃতিৰ সলনি কৰিবলৈ হ'লৈ নিৰ্দিষ্ট জোখৰ বল প্ৰয়োগ কৰিবলগীয়া হয়।

শিকন দৃষ্টীকৰণ :

কেইটামান প্ৰাসংগিক প্ৰশ্নৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ শিকন দৃষ্টীকৰণ ব্যৱস্থা কৰিব পাৰি। প্ৰশ্নবোৰ হৈছে—

- ১। দা, কটাৰী আদি প্ৰস্তুত কৰিবলৈ কমাৰশালত কি কৰা হয় ?
- ২। দৈনন্দিন জীৱনত প্ৰয়োজনীয় বিভিন্ন সামগ্ৰীৰ নিৰ্দিষ্ট ৰূপ দিবলৈ কৰা কার্যসমূহত কি প্ৰয়োগ কৰা হয় ? যিকোনো দুটা বস্তু সাপেক্ষে কথাখিনি আলোচনা কৰা।

উপক্ষেত্ৰ : পেশীয় বল আৰু ঘৰ্ষণ বলক স্পৰ্শ বল বুলি কোৱা হয়।

উপস্থাপন : ৫

কাৰ্য নং : ৬

সামগ্ৰী : ঘৰ্ষণ আৰু পেশীয় বল সম্বলিত বিভিন্ন ছবি।

পদ্ধতি :

‘5 E’ নীতিৰ আধাৰত শিক্ষণ-শিকন সঁজুলিৰ আলমত ছাত্ৰ-ছাত্ৰীসকলক স্পৰ্শ বল সম্পর্কে শিকন অৰ্হতা আহৰণ কৰাত তলৰ কাৰ্যটিৰ সহায় লওঁ আহক।

সংগৃহীত বিভিন্ন জাতীয় ঘৰ্ষণ বল আৰু পেশীয় বলেৰে কৰা কাৰ্যৰ ছবি দলত ভগাই দি তালিকাভুক্ত কৰিবলৈ কোৱা হ'ব।

ক্রমিক নং	কার্য	কার্য সম্পন্ন হ'বলৈ জড়িত হোৱা বল	বল আৰু ক্ৰিয়াৰ দিশ
১	জুইশলাৰে জুই জলোৱা কার্য	ঘঁহনি খোৱা বল	বিপৰীতমুখী
২	হাতেৰে পানীৰ বাল্টি উঠোৱা	শাৰীৰিক বল	সমমুখী
৩	কলমেৰে লিখা কার্য	ঘঁহনি খোৱা বল	বিপৰীতমুখী
৪	গতি কৰি থকা বল এটা বৈ যোৱা কার্য	ঘঁহনি খোৱা বল	বিপৰীতমুখী
৫	বেটেৰে বল কোঝোৱা	শাৰীৰিক বল	সমমুখী
৬	কুঠাৰেৰে খৰি ফলা	শাৰীৰিক বল	সমমুখী
৭	ব্ৰেক ধৰি চাইকেল বখোৱা কার্য	ঘঁহনি খোৱা বল	বিপৰীতমুখী

তালিকাভুক্ত কাৰ্যসমূহৰ সৈতে জড়িত হোৱা বলসমূহৰ বিষয়ে আলোচনাৰ জৰিয়তে দলীয় সিদ্ধান্তত উপনীত হ'ব। ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে নতুন তথ্য উদ্ঘাটন কৰিব। উদ্ঘাটন হোৱা সত্যৰ ওপৰত বিস্তৃত ব্যাখ্যা কৰি সদায় ঘটি থকা কাৰ্যসমূহত এই ব্যাখ্যাৰ সম্প্ৰসাৰণ কৰিব। শেষত আলোচনাৰ জৰিয়তে ইয়াৰ মূল্যায়ণ কৰিব।

মূল কথা :

কাৰ্যটোৱ পৰা লাভ কৰা শিকন তলত উল্লেখ কৰা প্ৰশ্নসমূহৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ মাজলৈ নিব পাৰি নেকি চাওঁ আহকচোন।

প্ৰশ্ন :

- ১। হাতেৰে বস্তু উঠোৱা কাৰ্যত শাৰীৰিক বল প্ৰয়োগ হয়নে?
- ২। শাৰীৰিক বল শৰীৰৰ ক'ত উৎপন্ন হয়?
- ৩। শাৰীৰিক বল প্ৰয়োগ কৰোতে প্ৰত্যক্ষ বা পৰোক্ষ স্পৰ্শ প্ৰয়োজন হয়নে?
- ৪। ঘঁহনি খোৱা কাৰ্যৰ বাবে একেমুখী নে বিপৰীতমুখী ক্ৰিয়াৰ সৃষ্টি হয়?
- ৫। ঘঁহনি খোৱা কাৰ্যত স্পৰ্শ জড়িত হয়নে?
- ৬। প্ৰশ্নসমূহৰ পৰা কি সিদ্ধান্ত কৰিব পাৰিলা?

এই প্ৰশ্নসমূহৰ উত্তৰ বিশ্লেষণ কৰি সিদ্ধান্ত কৰিব পাৰি যে শাৰীৰিক বল পেশীয় বল বুলি কোৱা হয়। এই বল ক্ৰিয়াৰ দিশত হয়। শাৰীৰিক বলত স্পৰ্শ জড়িত থাকে বাবে ইয়াক স্পৰ্শ বল বুলিও ক'ব পাৰি। আনহাতে, ঘঁহনি খোৱাৰ ফলত সৃষ্টি হোৱা বল সদায় ক্ৰিয়াৰ বিপৰীতমুখী। ইয়াক ঘৰণ বল বুলিও কোৱা হয়। ঘৰণ যিহেতু দুখন পৃষ্ঠাৰ মাজত হয় সেয়ে ই স্পৰ্শ বলৰ অন্তর্গত।

শিকন দৃঢ়ীকৰণ :

আহৰণ কৰা শিকন দৃঢ়ীকৰণৰ বাবে পাঁচবিধ পেশীয় বল আৰু পাঁচবিধ ঘৰণ বলৰ বিষয়ে লিখিবলৈ কোৱা হ'ব।

উপক্ষেত্র ৪: অস্পর্শ বল - চুম্বকীয় বল, স্থিতি বৈদ্যুতিক বল আৰু মহাকর্ষণ বল।

উপস্থাপন ৪: ৬

কাৰ্য ৪: ৭

সামগ্ৰী: দণ্ডচুম্বক, গুলীসূতা, মূৰ ফণিওৱা ফণি, কাগজৰ টুকুৰা, শিলগুটি।

পদ্ধতি:

‘৫ E’ নীতিৰ আধাৰত অস্পর্শ বল সম্পর্কত শিকন আহৰণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক কেইটামান কাৰ্যৰ জৰিয়তে সহায় কৰো আহক।

(ক) এডাল দণ্ডচুম্বক সূতাৰে মুক্তভাৱে ওলোমাই ৰাখি আন এডাল দণ্ডচুম্বক এইডালৰ ওচৰলৈ আনি পৰ্যবেক্ষণ কৰিবলৈ দিয়া হ'ব। হাতত থকা দণ্ডচুম্বকডালৰ মূৰটো ঘূৰাই আনটো মূৰ ওলোমাই ৰাখা দণ্ডচুম্বকডালৰ ওচৰলৈ আনি পুনৰ পৰ্যবেক্ষণ কৰিবলৈ কোৱা হ'ব। দুয়োটা পৰ্যবেক্ষণৰ প্ৰকৃতি একে নে বেলেগ আলোচনা কৰিবলৈ দিয়া হ'ব। আলোচনাৰ জৰিয়তে উদ্ঘাটন হোৱা সত্যৰ বিস্তৃত ব্যাখ্যা কৰি বেলেগ বেলেগ কাৰ্যত ইয়াৰ সম্প্ৰসাৰণ কৰিব। আলোচনাৰ জৰিয়তে দলত ইয়াৰ মূল্যায়ণ কৰিব।



(খ) সৰু সৰু কাগজৰ টুকুৰা কিছুমান কৰি ডেক্সৱ ওপৰত ৰাখিবলৈ দিয়া হ'ব। ফণি এখনেৰে শুকান চুলি ফণিয়াই কাগজৰ টুকুৰাৰ ওপৰত ধৰিবলৈ কোৱা হ'ব। কি পৰিৱৰ্তন হৈছে পৰ্যবেক্ষণ কৰিবলৈ কোৱা হ'ব। পৰ্যবেক্ষণৰ ফলাফল আলোচনাৰ জৰিয়তে সিদ্ধান্তলৈ অহা হ'ব।

এইদৰে উদ্ঘাটন হোৱা সত্যৰ বিস্তৃতভাৱে ব্যাখ্যা কৰিব। বেলেগ বেলেগ ক্ষেত্ৰত এই ব্যাখ্যাৰ সম্প্ৰসাৰণ ঘটাব। আলোচনাৰ জৰিয়তে কথাখনিৰ মূল্যায়ণ কৰিব।

(গ) ছাত্ৰ-ছাত্ৰীসকলক শিলগুটি হাতত লৈ বেলেগ বেলেগ উচ্চতাত শিলগুটিসমূহ এৰি দিবলৈ কোৱা হ'ব। আৰু এৰি দিয়া শিলগুটিসমূহ পৰ্যবেক্ষণ কৰিবলৈ কোৱা হ'ব। প্ৰতিটো শিলগুটিয়েই ভূ-পৃষ্ঠৰ দিশত অধোগামী হোৱাৰ ওপৰত দলীয় আলোচনা কৰিবলৈ কোৱা হ'ব। আলোচনাৰ মাজেৰে উদ্ঘাটন হোৱা কথাখনিৰ বিস্তৃত ব্যাখ্যা কৰিব। বিভিন্ন ঘটনা-পৰিঘটনালৈ এই ব্যাখ্যাৰ সম্প্ৰসাৰণ কৰিব। শেষত আলোচনাৰ জৰিয়তে গোটেই কথাখনিৰ মূল্যায়ণ কৰিব।

মূল কথা:

উক্ত কাৰ্যসমূহৰ জৰিয়তে লাভ কৰা সিদ্ধান্তসমূহ প্ৰশ়্নাত্বৰ পদ্ধতিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ মাজলৈ আগবঢ়াই নিব পাৰি নেকি ভাবি চাওঁ আহক।



প্রশ্নঃ

- ১। চুম্বক দুড়ালৰ মাজত দুটা ভিন্নমুখী বলৰ সৃষ্টি হোৱাৰ কাৰণ কি?
- ২। প্রত্যক্ষ সংস্পর্শ নোহোৱাকৈ চুম্বক দুড়ালৰ মাজত কি বলৰ সৃষ্টি হৈছিল?
- ৩। চুম্বকৰ বাবে সৃষ্টি হোৱা আকৰ্ষণ আৰু বিকৰ্ষণ বলক কি বল বুলি কোৱা হয়?
- ৪। আধানযুক্ত কোনো বস্তুৰে কি বল প্ৰয়োগ কৰে?
- ৫। আধানযুক্ত হ'লে প্রত্যক্ষ সংস্পর্শ নহ'লেও বলৰ দ্বাৰা প্ৰভাৱাবিত হয় নেকি?
- ৬। অধোগামী শিলগুটি এটাৰ ক্ষেত্ৰত কি বল দায়বদ্ধ হয়?
- ৭। সংস্পৰ্শত নথকাকৈ অনুভূত হোৱা বলক কি বল কোৱা হয়?

এই প্ৰশ্নসমূহৰ উত্তৰ আলোচনা কৰি সিদ্ধান্ত কৰিব পাৰি যে— চুম্বকীয় বল, স্থিতি বৈদ্যুতিক বল আৰু মহাকৰ্ষণ বল তথা মাধ্যকৰ্ষণ বলসমূহ অস্পৰ্শ বলৰ অন্তৰ্ভুক্ত।

শিকনৰ দৃঢ়ীকৰণঃ

শিকনৰ দৃঢ়ীকৰণৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক চুম্বকীয় বল, স্থিতি বৈদ্যুতিক বল আৰু মহাকৰ্ষণ বলৰ প্ৰত্যেক তিনিটাকৈ উদাহৰণ দি বলসমূহৰ মাজৰ পাৰ্থক্য লিখিবলৈ কোৱা হ'ব।

উপক্ষেত্ৰঃ কোনো পৃষ্ঠৰ একক ক্ষেত্ৰফলত ক্ৰিয়া কৰা বলক চাপ বোলা হয়।

উপস্থাপনঃ ৭

কাৰ্য নংঃ ৮

সামগ্ৰীঃ গজাল, শিলগুটি, কাঠৰ টুকুৰা, কটাৰী, শাক-পাঁচলি।

পদ্ধতিঃ

‘5 E’ নীতিৰ আধাৰত চাপ সম্পর্কে ধাৰণা আহৰণ কৰিবলৈ কেইটামান কাৰ্যৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰো আহক।

(ক) ছাত্ৰ-ছাত্ৰীক দলত ভাগ কৰি প্ৰতিটো দলকেই দুটাকৈ গজাল আৰু এটা ডাঙৰ শিলগুটি দিয়া হ'ল। কাঠ এটুকুৰাত প্ৰতিটো দলকেই এটা গজালৰ জোঙা মূৰটো কাঠডালত বাখি শিলগুটিটোৰে গজালটোৰ ভোটা মূৰটো খুন্দিয়াই সুমুৰাবলৈ দিয়া হ'ল। এইবাৰ আনটো গজালৰ ভোটা মূৰটো কাঠ টুকুৰাত বাখি জোঙা মূৰটোত শিলটোৰে খুন্দিয়াই সুমুৰাবলৈ দিয়া হ'ল। দুয়োটা পৰিঘাটনাৰ কি পাৰ্থক্য পালে ছাত্ৰ-ছাত্ৰীক নিৰীক্ষণ কৰিবলৈ দিয়া হ'ল।

ছাত্ৰ-ছাত্ৰীয়ে উপলক্ষি কৰিব যে কম ক্ষেত্ৰফলত বল প্ৰয়োগ কৰিলে চাপ বেছি হয় আৰু বেছি ক্ষেত্ৰফলত বল প্ৰয়োগ কৰিলে চাপ কম হয়।

(খ) একেধৰণে প্ৰতিটো দলকেই কটাৰী এখনৰ ভোটা মূৰটোৰে এবাৰ আৰু ধাৰ থকা ফালটোৰে এবাৰ শাক-পাঁচলি কাটিবলৈ দিয়া হ'ল। এই কাৰ্যটোত ছাত্ৰ-ছাত্ৰীয়ে কি অনুভূত কৰিলে ক'বলৈ দিয়া হ'ল।

ছাত্ৰ-ছাত্ৰীয়ে পুনৰ উপলক্ষি কৰিব যে কম ক্ষেত্ৰফলত বল প্ৰয়োগ কৰিলে চাপ বেছি হয় আৰু বেছি ক্ষেত্ৰফলত বল প্ৰয়োগ কৰিলে চাপ কম হয়।

মূল কথা :

উক্ত উপক্ষেত্রের শিকন্ব মূল কথা আগবঢ়াবলৈ আমি তলত দিয়া প্রশ্নোত্তৰ পদ্ধতি অবলম্বন কৰিব পাৰো নেকি চাওঁ আহক।

(ক) গজালৰ জোঙা মূৰটো কাঠত ৰাখি শিলেৰে বল প্ৰয়োগ কৰাৰ পিছত কাঠত গজালটো সহজে সোমাই যায়। কিন্তু ভোটা মূৰটো কাঠত সুমুৰাবলৈ কষ্টকৰ হয়। কাৰণ দৰ্শোৱা।

(খ) কটাৰী এখনৰ এবাৰ ভোটা ফালটোৰে আৰু আনবাৰ চোকা ফালটোৰে শাক-পাঁচলি কাটিবলৈ দিয়া হ'ল। কটাৰীৰ কোনটো ফালেৰে শাক-পাঁচলি সোনকালে কটা যাব আৰু কিয় কটা যাব কোৱাচোন?

উক্ত প্ৰশ্নসমূহৰ উত্তৰ সাপেক্ষে আমি ছাত্-ছাত্ৰীক শিকন্ব মূল কথা এনেদৰে দিব পাৰো যে, কম ক্ষেত্ৰফলত বল প্ৰয়োগ কৰিলে কাম সহজে সম্পাদন হয়। গাণিতিক ভাষাত চাপক আমি তলত দিয়া ধৰণে প্ৰকাশ কৰিব পাৰো—

$$\text{চাপ} = \frac{\text{বল}}{\text{ক্ষেত্ৰফল}}$$

অৰ্থাৎ, কোনো পৃষ্ঠৰ একক ক্ষেত্ৰফলত ত্ৰিয়া কৰা বলক চাপ বোলা হয়।

শিকন দৃঢ়ীকৰণ :

তলত দিয়া চিত্ৰটোত মানুহজনে বোজা কঢ়িয়াবৰ বাবে মূৰত কাপোৰৰ ঘূৰণীয়া নুৰা এটা লৈছে। ইয়াৰ কাৰণ কি কোৱাচোন?



উপক্ষেত্র ৪ : জুলীয়া আৰু গেছীয় পদার্থই ইয়াৰ পাত্ৰৰ বেৰত চাপ প্ৰয়োগ কৰে।

উপস্থাপন ৪ :

কাৰ্য নং ৪ (ক)


সামগ্ৰী : স্বচ্ছ কাঁচৰ নলী বা প্লাষ্টিকৰ টিউব (১৫ ছেঁমিঃ দৈৰ্ঘ্য, ৫-৭.৫ ছেঁমিঃ ব্যাস), বেলুন, বা ৰবৰ, প্লাষ্টিকৰ বটল।

পদ্ধতি :

মূল শিক্ষণ-শিকন কাৰ্যলৈ যোৱাৰ আগতে ছাত্-ছাত্ৰীক তলৰ প্ৰশ্নকেইটা সুধি শিকন কাৰ্যৰ প্ৰতি ছাত্-ছাত্ৰীৰ মন আকৰ্ষণ কৰো আহক।

- (ক) পানীভতি বাল্টি এটাত ফুটবল এটা হাতেরে হেঁচি ধরিলে কি হ'ব ?
 (খ) ছিরিঙ্গেরে মানুহৰ শৰীৰত কিদৰে ঔষধ সুমুৱাই দিয়া হয় ?
 উক্ত প্ৰশ্নকেইটাৰ উক্তৰ আলোচনা কৰাৰ পিছত শিক্ষকে ওপৰৰ উপক্ষেত্ৰৰ শিকন আয়ত্ত কৰাৰ কাৰণে
 তলত দিয়া কাৰ্য ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা কৰাৰ।

পাঠ্যপুঁথিত থকা ক্ৰিয়া-কলাপ ১১.৮ৰ সামগ্ৰীসমূহ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত দলগতভাৱে যোগান ধৰা হ'ব।
 ছাত্ৰ-ছাত্ৰীসকলে পানীৰ উচ্চতা অনুসৰি নলীৰ তলত থকা বেলুনটো কি ধৰণে ফুলি উঠিছে পৰ্যবেক্ষণ কৰিব।



ছাত্ৰ-ছাত্ৰীসকলক পুনৰ দলগতভাৱে এটা
 প্লাষ্টিকৰ বটল প্ৰতিটো দলকে দিয়া হ'ব। বটলটোৰ
 বেৰৰ ফালে বিভিন্ন উচ্চতাত সৰলৈখিকভাৱে
 তিনিটা ছিদ্ৰ কৰিবলৈ দিব লাগিব। ডাঙৰ কাঁহী এখনৰ
 ওপৰত বটলটো ৰাখি ইয়াক পানীৰে পূৰ্ণ কৰিবলৈ
 দিব। ছিদ্ৰবোৰেৰে কিদৰে পানী বাহিৰলৈ আহিছে আৰু
 কিমান দূৰত্বত পৰিছে ছাত্ৰ-ছাত্ৰীয়ে পৰ্যবেক্ষণ কৰিব।



ওপৰৰ দুয়োটা পৰিষটনা ছাত্ৰ-ছাত্ৰীয়ে দলগতভাৱে আলোচনা কৰিব আৰু পৰিষটনা দুটাৰ কাৰণ উদ্ঘাটন
 আৰু ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিব। এইক্ষেত্ৰত প্ৰয়োজন অনুসৰি শিক্ষকে ছাত্ৰ-ছাত্ৰীক শৈক্ষিক সহায় আগবঢ়াব।

মূল কথা :

উক্ত কাৰ্যসমূহৰ জৰিয়তে লাভ কৰা সিদ্ধান্তসমূহ প্ৰশ্নোত্তৰ পদ্ধতিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ মাজলৈ আগবঢ়াই
 নিব পাৰি নেকি ভাবি চাওঁ আহক।

প্ৰশ্ন :

- ১। আমি কৰা ক্ৰিয়া-কলাপটোত বেছি পানী ভৰোৱা টিউবটোত বৰৰটো কিয় বেছিকৈ ফুলি উঠিল ?
- ২। ফুটা থকা বটলটোৰ পৰা পানী কিয় বাহিৰলৈ ওলাইছে ?
- ৩। ফুটা তিনিটাৰ কোনটো ফুটাৰে পানী আটাইতকৈ দূৰত পৰিছে আৰু কিয় পৰিছে ?

উক্ত প্ৰশ্নসমূহৰ উক্তৰ আলোচনা কৰি সিদ্ধান্ত কৰিব পাৰি যে পাত্ৰৰ তলিত পানীয়ে প্ৰয়োগ কৰা চাপ পানী
 স্তন্ত্ৰৰ উচ্চতাৰ ওপৰত নিৰ্ভৰশীল আৰু জুলীয়া পদার্থই পাত্ৰৰ বেৰত চাপ প্ৰয়োগ কৰে।

কার্য ৯ (খ) :

ছাত্র-ছাত্রীসকলক দলগতভাবে কিছুমান বেলুন বিতরণ করা হ'ল। সকলো ছাত্র-ছাত্রীকেই বেলুনবোর মুখেরে ফুটাই ফুলাবলৈ দিয়া হ'ল। বেলুনৰ মুখখনৰ হাতৰ টিপনি এৰি দিলে বা বেলুনটো ফুটাই দিলে কি হয় ছাত্র-ছাত্রীক পৰ্যৱেক্ষণ কৰিবলৈ দিব।

তলত দিয়া প্ৰশ্নসমূহ ছাত্র-ছাত্রীক সুধি আমি মূল কথালৈ আগবঢ়িব পাৰো নেকি চাওঁ আহক—

প্ৰশ্ন :

- ১। মুখেৰে বায়ু ভৰাই দিয়াত বেলুনবোৰ ফুলি উঠিল কিয় ?
- ২। হাতৰ টিপনি এৰি দিয়াত বা বেলুনটো ফুটাই দিয়াত বেলুনবোৰ কিয় চেপেটা হৈ গ'ল ?
- ৩। বাইচাইকেলৰ টিউবটো ফুলাই বাখিবলৈ পাঞ্চৰ সহায়ত কি ভৰোৱা হয় ?

প্ৰশ্নসমূহৰ উত্তৰ আলোচনা কৰি আমি এনে সিদ্ধান্তত উপনীত হ'ব পাৰো যে গেছীয় পদাৰ্থয়ো পাত্ৰৰ বেৰত চাপ প্ৰয়োগ কৰে।

শিকন দৃঢ়ীকৰণ :

শিকনৰ দৃঢ়ীকৰণৰ বাবে ছাত্র-ছাত্রীসকলক আমাৰ দৈনন্দিন জীৱনত জুলীয়া পদাৰ্থ আৰু গেছীয় পদাৰ্থৰ চাপ কোন কোন কাৰ্যত ব্যৱহাৰ হয় শিক্ষকে আলোচনা কৰিব পাৰে।

উপন্থেত্র : আমাৰ চাৰিওকাষৰ বায়ুয়ে প্ৰয়োগ কৰা চাপক বায়ুমণ্ডলীয় চাপ বোলে।

উপস্থাপন : ৯

কার্য নং : ১০

সামগ্ৰী : কেইটামান ড্ৰপাবৰ বৰৰৰ মূৰ, চিএগাহীৰ ড্ৰপাব কেইটামান, চিএগাহীৰ বটল।

পদ্ধতি :

‘5 E’ নীতিৰ আধাৰত বায়ুমণ্ডলীয় চাপ সম্পৰ্কত শিকন আহৰণ কৰিবলৈ ছাত্র-ছাত্রীসকলক কেইটামান কাৰ্যৰ জৰিয়তে সহায় কৰো আহক।

(ক) ছাত্র-ছাত্রীসকল দলগতভাবে কিছুমান ড্ৰপাবৰ বৰৰৰ মূৰটো বিলাই দিয়া হ'ল। ছাত্র-ছাত্রীসকলক ড্ৰপাবৰ ওপৰ অংশত চেপা মাৰি নিজৰ শৰীৰৰ অংশত লগাই দিবলৈ কোৱা হ'ল। সকলোৰে শৰীৰৰ মসৃণ অংশত ড্ৰপাবৰ মূৰবোৰ লাগি ধৰাটো ছাত্র-ছাত্রীয়ে পৰ্যৱেক্ষণ কৰিব।

(খ) প্ৰতিটো দলকেই একেটা ড্ৰপাবেৰে চিএগাহী ড্ৰপাবৰ ভিতৰলৈ ভৰাই ল'বলৈ দিয়া হ'ল। কি কাৰণত চিএগাহী ড্ৰপাবৰ ভিতৰলৈ সোমাল ছাত্র-ছাত্রীসকলৰ লগত শিক্ষকে আলোচনা কৰিব। ছাত্র-ছাত্রীসকলৰ লগত শিক্ষকে বায়ুমণ্ডলীয় চাপৰ ব্যৱহাৰ হোৱা দৈনন্দিন জীৱনৰ আৰু কিছুমান কাৰ্যৰ উদাহৰণ দিব পাৰে।

মূল কথা:

উত্তৰ কাৰ্যসমূহৰ জৰিয়তে লাভ কৰা সিদ্ধান্তসমূহ প্ৰশ্নোত্তৰ পদ্ধতিৰ জৰিয়তে ছাত্র-ছাত্রীৰ মাজলৈ আগবঢ়াই নিব পাৰি নেকি ভাবি চাওঁ আহক—

প্রশ্নঃ

- ১। ড্রপার ববৰ মূৰবিলাক আমাৰ শৰীৰত লাগি ধৰে কিয় ?
- ২। কি কাৰণত ড্রপার ভিতৰলৈ চিঞ্চাই সোমাই আহে ?
- ৩। বটলত থকা শীতল পানীয় এডাল ষ্ট্ৰ পাইপেৰে সোহা মাৰিলে কিয় আমাৰ মুখৰ ভিতৰলৈ পানীয় যায় ?
- ৪। জেঠী এটাই দেৱাল এখনত বগাই থাকোতে সাধাৰণতে সৰি নপৰে কিয় ?

এই প্ৰশ্নসমূহৰ উন্নৰ ছাত্ৰ-ছাত্ৰীৰ লগত আলোচনা কৰি আমি সিদ্ধান্ত দিব পাৰো যে পৃথিৰীৰ বায়ুমণ্ডলে আমাক সকলো সময়তেই আৰু সকলো দিশতেই চাপ দি আছে আৰু ইয়াকেই বায়ুমণ্ডলীয় চাপ বোলে।

শিকন দৃষ্টিকৰণঃ

শিকন দৃষ্টিকৰণৰ বাবে শিক্ষকে ছাত্ৰ-ছাত্ৰীসকলক বায়ুমণ্ডলীয় চাপৰ আৰু কিছু উদাহৰণ আলোচনাৰ জৰিয়তে আগবঢ়াব পাৰে।

বিস্তৃত জ্ঞানৰ বাবে অতিৰিক্ত কাৰ্যঃ

হাতে-কামে কৰি কোনো শৈক্ষিক সমস্যাৰ সমাধান কৰিবলৈ ছাত্ৰ-ছাত্ৰী শিক্ষকে কিছুমান প্রাসংগিক গৃহকৰ্ম/প্ৰকল্প কৰিবলৈ দিব পাৰে যাৰ দ্বাৰা উপক্ষেত্ৰসমূহৰ সম্পূৰ্ণ শিকন আয়ত্ত কৰাত ছাত্ৰ-ছাত্ৰীক সহায় কৰিব পাৰো।

মূল্যায়ণঃ

আমি ছাত্ৰ-ছাত্ৰীৰ স্ব-মূল্যায়ণ, যুৰীয়া মূল্যায়ণ, দলগত মূল্যায়ণ বা সমূহ ছাত্ৰ-ছাত্ৰীৰ মূল্যায়ণ একেলগে কৰিব পাৰো। ইয়াৰ বাবে আমি মৌখিক, লিখিত বা পৰ্যবেক্ষণ পদ্ধতিৰ সহায় ল'ব পাৰো। আমাৰ মূল্যায়ণ সদায় অবিৰত হোৱা উচিত।

চিন্তা কৰি চাওঁ আহকঃ

বল আৰু চাপৰ বিষয়ে ছাত্ৰ-ছাত্ৰীক ওপৰত উল্লেখ কৰা ধৰণে শিক্ষণ-শিকন প্ৰক্ৰিয়া আগবঢ়াওতে ইতিমধ্যে উল্লেখ কৰা 5 E আৰ্হিৰ সহায়ত শিক্ষণ-শিকন প্ৰগালী আগবঢ়ালে নিশ্চয়কৈ শিকাৰসকলে আনন্দময় পৰিৱেশৰ জৰিয়তে সোনকালে আৰু স্থায়ীভাৱে শিকন অৰ্হতা আয়ত্ত কৰিব বুলি ভবাৰ থল আছে।

স্ব-মূল্যায়ণঃ

এতিয়া আপোনাৰ মূল্যায়ণৰ বাবে তলত দিয়া প্ৰশ্নবোৰৰ উন্নৰ দিবলৈ চেষ্টা কৰি চাওঁকচোন।

(ক) ওপৰত উল্লেখ কৰা শিক্ষণ-শিকন প্ৰক্ৰিয়াত—

— শিকন কাৰ্যবোৰত ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ সম্পূৰ্ণ নিশ্চিত হৈছেন? যদি হৈছে কেনেকৈ?

— ছাত্ৰ-ছাত্ৰীক অন্য ধৰণে কিদৰে অভিকৃচিত কৰিব পাৰি এবাৰ ভাৰি চাওঁকচোন?

— ছাত্ৰ-ছাত্ৰীৰ শিকন ঘাটি নোহোৱাকৈ জ্ঞান গঠন সম্পূৰ্ণ হ'বনে? যদি হয় ইয়াৰ কাৰণ কি কি?

— ছাত্ৰ-ছাত্ৰীৰ মূল্যাংকন ব্যৱস্থা কেনেকুৱা হৈছে যুক্তি দিয়ক।

— ছাত্ৰ-ছাত্ৰীক শিকন কাৰ্যত জড়িত কৰাই তেওঁলোকক উদ্ঘাটন আৰু মতামত বা ব্যাখ্যা কৰাৰ সুবিধা প্ৰদান কৰা হৈছেন? যদি হৈছে কোনটো স্তৰত হৈছে চিন্তা কৰক।

— শিকন দৃষ্টিকৰণ কৰাৰ বাবে কৰা কাৰ্য আপোনাৰ মনঃপুত হৈছেন? আপুনি শিকন দৃষ্টিকৰণ কৰাৰ বাবে অন্য কাৰ্য চিন্তা কৰি চাওকচোন।

(খ) ইয়াত উল্লেখ কৰা ধৰণে শিক্ষণ-শিকন প্ৰক্ৰিয়া আগবঢ়ালে ছাত্ৰ-ছাত্ৰীৰ উপৰি আপোনাৰো বৃত্তিগত আৰু গুণগত দিশত বিকাশ হ'ব ভাৱেনে? চিন্তা কৰি চাওঁক।